

ঝাল মুড়ি

উপাদানসমূহ :-

মুড়ি - ১ কাপ

চনাঁor গৰম - ১/২ কাপ

আলু ভুজিয়া - ১/২ কাপ

টমটো (কটাৰ পৰা) - ১

আলু (সন্ধ আৰু টুকুৰা কৰা) - ১ সৰু

তাজা কেঁহাৰ - ২ চামচ (কটা)

ধনয়া পাতা - ১ চামচ

নম্বু বস - ১ চামচ

চাট মচলা - ১ চামচ

জৰিা গুৰি - ১/২ চামচ

ধনয়া গুৰি - ১/২ চামচ

সেঁহাৰ গুৰি - ১/২ চামচ

এলাচ গুৰি - ১/২ চামচ

গনশে সৱিয়াৰ তলে - ২০ মলি সাচটে

নৰিয়াল - পৰমাণ অনুসৰি

প্ৰণালী:-

১. সকলো উপাদান এক ঠাণ্ডা বাটতি মশ্ৰি কৰক।
২. ভালদৰে মশ্ৰণ কৰক।
৩. ততালকি পৰিবেশন কৰক।

